



**AY 24-25-ৰ বাবে ITR 1-ৰ পৰা 6 লৈ PFA আৰু
ক্ৰটিপূৰ্ণৰ বিষয়ে সঘনাই সোধা প্ৰশ্নসমূহ**

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
1	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	মই অনুসূচী BP-ত "অধ্যায়- XII-G (টনভাৰ)"ৰ আয় আগবঢ়াইছোঁ। কৰ গণনা কৰোঁতে, ইয়াৰ ওপৰতে MAT গণনা কৰা হৈ আছে, কিন্তু এই ক্ষেত্ৰত MAT-ৰ বিধানসমূহ প্ৰযোজ্য নহয়। আয়ৰ ৰিটাৰ্ণত এয়া কেনেকৈ প্ৰকাশ কৰিব লাগে?	MAT গণনা কৰোঁতে, যিকোনো উপাৰ্জন যাৰ ওপৰত MAT প্ৰযোজ্য নহয়, সেইবোৰ ক্ৰমিক নং 6k - অন্যান্য-ৰ অধীনত প্ৰতিবেদন কৰিব লাগিব। সেই অনুসৰি, ক্ৰমিক নং 6k-ত টনভাৰ কৰ আয় হ্ৰাস কৰিব লাগিব। লগতে প্ৰাসংগিক বিধিবিধ প্ৰপত্ৰ (বোৰ) দাখিল কৰাৰ নিয়মবোৰো পৰীক্ষা কৰক।
2	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	যদি কোনো বিদেশী কোম্পানীয়ে কেৱল ধাৰা 44AE/44B/44BB/44BBA/44BBB/44D-ৰ অধীনত আয় প্ৰদান কৰিবলৈ বাছি লৈছে, তেন্তে লাভ আৰু লোকচানৰ হিচাপৰ ক্ৰমিক নং 62 পূৰণ কৰাটো বাধ্যতামূলক নেকি?	হয়, যদি কোনো বিদেশী কোম্পানীয়ে কেৱল ধাৰা 44AE/44B/44BB/44BBA/44BBB/44D-ৰ অধীনতহে আয় প্ৰদান কৰিবলৈ বাছনি কৰে, তেন্তে ইয়াৰ পৰা হোৱা প্ৰাপ্তি আৰু লাভ, লাভ আৰু লোকচানৰ হিচাপৰ ক্ৰমিক নং 62-ত ঘোষণা কৰাটো বাধ্যতামূলক। অৱশ্যে, যদি উক্ত শাখাবোৰৰ অধীনত আয় আগবঢ়োৱা নহয়, তেন্তে কৰদাতাই লেখা-পৰীক্ষা দায়বদ্ধতা পৰীক্ষা কৰিব লাগিব আৰু উপযুক্ত লেখা-পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। কৰদাতাই লেখা-পৰীক্ষাৰ তথ্যৰ ক্ৰমিক নং B-ত "হয়" বাছনি কৰিব লাগিব লগতে "bii বা biii" চৰ্তটো বাছনি কৰিব লাগিব যাৰ লেখা-পৰীক্ষাৰ বাবে তেওঁ দায়বদ্ধ।
3	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	যদি কোম্পানী এটাই আনুমানিক আয়ৰ বাহিৰে আন ব্যৱসায়িক আয় ঘোষণা কৰে, তেন্তে উৎপাদনৰ হিচাপ / ট্ৰেডিং হিচাপ / লাভ আৰু লোকচানৰ হিচাপ / উদ্ধৃত পত্ৰ পূৰণ কৰাটো বাধ্যতামূলক নেকি?	হয়, যদি কোম্পানী এটাই আনুমানিক আয়ৰ বাহিৰে আন ব্যৱসায়িক আয় ঘোষণা কৰি আছে, তেন্তে হিচাপ বহী বজাই ৰখাটো বাধ্যতামূলক হয় আৰু সেয়ে লগতে উৎপাদনমূলক হিচাপ / বাণিজ্যিক হিচাপ / প্ৰযোজ্য অনুসৰি লাভ আৰু লোকচানৰ হিচাপ আৰু উদ্ধৃত পত্ৰ পূৰণ কৰাটোও বাধ্যতামূলক হয়।
4	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	বিশেষ হাৰত কৰ আদায়যোগ্য আয় কেৱল অংশ-B-TI-তহে দেখুওৱা হয় নেকি, প্ৰাসংগিক অনুসূচীবোৰত ইয়াৰ বিৱৰণ প্ৰদান নকৰাকৈ?	বিশেষ হাৰত কৰ আদায়যোগ্য আয় অংশ B-TI-ৰ লগতে প্ৰাসংগিক আয় অনুসূচীতো দেখুৱাব লাগিব।

5	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	মই "অপ্রবিষ্ট অৱমূল্যায়ন"ৰ বাবে ব্যৱসায় আৰু বৃত্তিৰ পৰা লোকচান দাবী কৰি নিৰ্ধাৰিত তাৰিখৰ পাছত ৰিটাৰ্ণ ফাইল কৰিবলৈ চেষ্টা কৰিছিলোঁ। উক্ত লোকচানসমূহ পৰৱৰ্তী বৰ্ষলৈ আগুৱাই নিব পাৰিনে?	যদি নিৰ্ধাৰিত তাৰিখৰ পিছত ৰিটাৰ্ণ দাখিল কৰা হয়, তেনেহ'লে অধিনিয়ম অনুসৰি ব্যৱসায়িক ক্ষতি পৰৱৰ্তী বৰ্ষলৈ আগুৱাই নিব নোৱাৰি। তদুপৰি, যদি ব্যৱসায় আৰু বৃত্তিত লোকচান অপ্রবিষ্ট অৱমূল্যায়নৰ ফলত হয়, তেন্তে সেই লোকচান CFL অনুসূচীৰ পৰা আঁতৰাই UD অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগিব যাতে পৰৱৰ্তী বৰ্ষলৈ সেই লোকচান আগুৱাই নিব পৰা যায়।
---	-----------------------------------	--	---

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
6	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	যদি পূৰ্বৰ বৰ্ষবোৰৰ ৰিটাৰ্ণ নিৰ্ধাৰিত তাৰিখৰ পাছত ফাইল কৰা হৈছিল, তেন্তে সেই বৰ্ষবোৰৰ পৰা আগবঢ়াই অনা লোকচান চলিত বৰ্ষৰ আয়ৰ পৰা সমাযোজন কৰিব পাৰি নেকি?	যদি কোনো বৰ্ষৰ বাবে ৰিটাৰ্ণ নিৰ্ধাৰিত তাৰিখৰ পাছত ফাইল কৰা হৈছিল, তেন্তে সেই লোকচানক পৰৱৰ্তী বৰ্ষলৈ আগবঢ়াই নিয়াৰ অনুমতি দিয়া নহয়, সেয়ে সেই লোকচানক চলিত বৰ্ষত সমাযোজন কৰিবলৈ অনুমতি দিয়া নহয়, এই ক্ষেত্ৰত তলত দিয়াসমূহ ব্যতিক্ৰম হয়। 1. গৃহ সম্পত্তিৰ লোকচান 2. অপ্রবিষ্ট অৱমূল্যায়ন 3. ধাৰা 35(4)ৰ অধীনত ভাত্তা
7	ITR- 6 - PFA/ ক্রেডিটপূৰ্ণ	আগৰ বৰ্ষবোৰত মই বা মোৰ পৰিচিত ব্যক্তিয়ে TDS-ৰ বাবে ক্রেডিট সীমিত কৰাৰ প্ৰস্তাৱৰ 37BA জাননী লাভ কৰিছিলোঁ। ইয়াৰ পৰা হাত সাৰিবলৈ ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব?	প্ৰপত্ৰ 26AS-ত দেখুওৱা মুঠ প্ৰাপ্তিসমূহ প্ৰযোজ্য অনুসৰি আয়ৰ ৰিটাৰ্ণত যথোচিত আয় অনুসূচিত প্ৰকাশ কৰাটো নিশ্চিত কৰিব লাগে, যাৰ ওপৰত TDS ক্রেডিট দাবী কৰা হৈছে। যদি এই বছৰত কৰ দিবলৈ আয় আগবঢ়োৱা নহয়, তেন্তে সংশ্লিষ্ট TDS-ৰ বাবে জমা কেৱল সেই বছৰতহে দাবী কৰিব পাৰিব যেতিয়া এই আয় কৰ দিবলৈ আগবঢ়োৱা হয়। সেয়েহে, কৰদাতাৰ ওচৰত পৰৱৰ্তী বৰ্ষবোৰলৈ উক্ত TDS আগুৱাই নিয়াৰ বিকল্প আছে।
8	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	আনৰ ওচৰত TDS/TCS কৰ্তন/সংগ্ৰহ কৰাৰ বাবে দাবী কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব?	অন্য PAN-ৰ পৰা TDS/TCS ক্রেডিট দাবী কৰাৰ আগতে অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আনগৰাকী কৰদাতাই তেওঁৰ আয়ৰ ৰিটাৰ্ণৰ TDS/TCS অনুসূচীত দাবীদাৰৰ PAN আৰু ক্রেডিট দাবী কৰা পৰিসৰৰ সৈতে প্ৰয়োজনীয় বিৱৰণ প্ৰদান কৰিছে।
9	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	অনুসূচী CG-ত ত্ৰিমাসিক ব্ৰেকআপ কেনেদৰে প্ৰবিষ্ট কৰিব লাগে?	অনুসূচী CG-ত ত্ৰৈমাসিক ব্ৰেকআপ প্ৰযোজ্য কৰ হাৰৰ আধাৰত প্ৰবিষ্ট কৰিব লাগিব। তদুপৰি, সেই একে পৰিমাণ BFLA অনুসূচীৰ 5 নং স্তম্ভত সমাযোজনৰ পিছত বাকী থকা প্ৰযোজ্য হাৰৰ ভিত্তিত মূলধন লাভৰ আয়ৰ সৈতে মিলিব লাগিব।

10	ITR 1 আৰু 4 - PFA/ক্ৰটিপূৰ্ণ	যদি কৰদাতাই ITR-ত বিশেষ হাৰৰ আয় প্ৰকাশ কৰিব বিচাৰে তেন্তে তেখেতে ITR 1 নে ITR 4 ফাইল কৰিব লাগিব?	যদি কৰদাতাই লটাৰীৰ পৰা আয়, সম্পত্তিৰ হস্তান্তৰ, ভাৰ্চুৱেল ডিজিটেল সম্পত্তিৰ পৰা আয় আদিৰ দৰে কোনো বিশেষ হাৰৰ আয় লাভ কৰিছে, তেন্তে কৰদাতাই ITR 1 আৰু ITR 4 দাখিল কৰাৰ বাবে যোগ্য নহয় আৰু কৰদাতাই অন্য প্ৰকাৰৰ ITR ফাইল কৰিব লাগিব।
11	ITR 2,3,5,6 - PFA/ক্ৰটিপূৰ্ণ	চলিত বৰ্ষৰ আয়ৰ বিপৰীতে একে সালসলনি নকৰাকৈ চলিত বৰ্ষৰ লোকচান পৰৱৰ্তী বৰ্ষলৈ আণ্ডৱাই নিব পাৰিনে?	অনুসূচিত CYLA-ত, চলিত বৰ্ষৰ লোকচান সমাযোজনৰ বাবে উপলব্ধ আয়ৰ পৰিসৰলৈকে পৰৱৰ্তী বৰ্ষলৈ আণ্ডৱাই নিবলৈ দিয়া নহ'ব।

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
12	ITR 1,2,3,4 – PFA/ক্ৰটিপূৰ্ণ	ধাৰা 80DD বা 80U-ৰ অধীনত কৰ্তনৰ দাবী 10IA প্ৰপত্ৰ ফাইল নকৰাকৈ কৰিব পাৰি নেকি?	কৰদাতাই ধাৰা 80DD বা 80U-ৰ অধীনত কৰ্তন দাবী কৰিবলৈ প্ৰপত্ৰ 10IA ই-ফাইল কৰিব লাগিব।
13	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	মই আণ্ডৱাই লৈ অনা ব্যৱসায়িক লোকচান বা আণ্ডৱাই লৈ অনা অৱমূল্যায়ন সমাযোজন কৰিব পাৰোনে, যিবোৰ 44BB বা 44BBB-ৰ অধীনত ঘোষণা কৰা অনুমানিক আয়ৰ বিপৰীতে হয়?	নাই। কৰদাতাই ধাৰা 44BB বা 44BBB-ৰ অধীনত ঘোষণা কৰা অনুমানিক আয়ৰ বিপৰীতে আণ্ডৱাই লৈ অনা ব্যৱসায়িক লোকচান বা আণ্ডৱাই লৈ অনা অৱমূল্যায়ন সমাযোজন কৰিব নোৱাৰে।
14	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ITR-ত ভাৰ্চুৱেল ডিজিটেল এছেট (VDA)ৰ পৰা প্ৰাপ্ত আয় কেনেদৰে প্ৰকাশ কৰিব?	যদি কৰদাতাই ভাৰ্চুৱেল ডিজিটেল সম্পত্তি বিক্ৰীৰ পৰা কোনো উপাৰ্জন কৰিছে তেনেহ'লে তেওঁ অনুসূচী VDA-ত বিক্ৰী বিবেচনা, ক্ৰয় বিবেচনা, তাৰিখ আদি বিৱৰণ প্ৰকাশ কৰিব লাগিব। অনুগ্ৰহ কৰি মন কৰিব যে ভাৰ্চুৱেল ডিজিটেল সম্পত্তিত লেনদেনৰ পৰা হোৱা আয়ৰ বিপৰীতে লোকচান সমাযোজনাৰ অনুমতি দিয়া নহ'ব। তদুপৰি, কৰদাতাই নিশ্চিত কৰিব লাগিব যে VDA অনুসূচীৰ 6 নং স্তম্ভত উল্লেখ কৰা বিক্ৰী বিবেচনাৰ মান, ধাৰা 194S-ৰ অধীনত প্ৰপত্ৰ 26AS-ত TDS-ৰ বিপৰীতে উল্লেখ কৰা মুঠ প্ৰাপ্তিৰ পৰিমাণতকৈ কম নহয়। যদি আৱশ্যকীয় অনুসূচী / ক্ৰমিক নঙত ITR-ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ৰ আয়ৰ তুলনাত কম হয় তেন্তে ধাৰা 139(9)-ৰ বিধানবোৰ প্ৰয়োগ কৰা হ'ব পাৰে।

15	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ITR-ত লটাৰী, ক্ৰছৱৰ্ড পাজল, ৰেচ, কাৰ্ড গেম আদিৰ পৰা লাভ কৰা আয় কেনেদৰে প্ৰকাশ কৰিব লাগে?	যদি কৰদাতাই লটাৰী, ক্ৰছৱৰ্ড পাজল, ৰেচ, কাৰ্ড গেম আদিৰ পৰা জিকি কোনো আয় লাভ কৰিছে তেনেহ'লে তেওঁ অনুসূচী OS-ৰ ক্ৰমিক নং 2(ai)ত এনে আয় প্ৰকাশ কৰিব লাগিব। ইয়াৰ উপৰিও, কৰদাতাই নিশ্চিত কৰিব লাগিব যে অনুসূচী OS-ৰ ক্ৰমিক নং 2(ai)ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ত ধাৰা 194B-ৰ অধীনৰ TDS-ৰ বিপৰীতে উল্লেখ কৰা সৰ্বমুঠ প্ৰাপ্তিৰ পৰিমাণতকৈ কম নহয়। যদি আৱশ্যকীয় অনুসূচী / ক্ৰমিক নঙত ITR-ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ৰ আয়ৰ তুলনাত কম হয় তেন্তে ধাৰা 139(9)-ৰ বিধানবোৰ প্ৰয়োগ কৰা হ'ব পাৰে।
16	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ITR-ত ৰেচৰ ঘোঁৰাৰ মালিকীস্বত্ব আৰু ৰক্ষণাবেক্ষণৰ কাৰ্যকলাপৰ পৰা হোৱা আয় কেনেদৰে প্ৰকাশ কৰিব লাগে?	যদি কৰদাতাই ৰেচ ঘোঁৰাৰ মালিকীস্বত্ব আৰু ৰক্ষণাবেক্ষণৰ কাৰ্যকলাপৰ পৰা কোনো আয় প্ৰাপ্ত কৰিছে তেনেহ'লে তেওঁ এনে আয় অনুসূচী OS-ৰ ক্ৰমিক নং 8(a)ত প্ৰকাশ কৰিব লাগিব। ইয়াৰ উপৰিও, কৰদাতাই নিশ্চিত কৰিব লাগিব যে অনুসূচী OS-ৰ ক্ৰমিক নং 8(a)-ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ত ধাৰা 194BB-ৰ অধীনৰ TDS-ৰ বিপৰীতে উল্লেখ কৰা সৰ্বমুঠ প্ৰাপ্তিৰ পৰিমাণতকৈ কম নহয়। যদি আৱশ্যকীয় অনুসূচী / ক্ৰমিক নঙত ITR-ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ৰ আয়ৰ তুলনাত কম হয় তেন্তে ধাৰা 139(9)-ৰ বিধানবোৰ প্ৰয়োগ কৰা হ'ব পাৰে।

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
17	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ITR-ত অনলাইন গেমৰ পৰা জয় কৰা ধনৰ আয় কেনেদৰে প্ৰকাশ কৰিব লাগে?	যদি কৰদাতাই অনলাইন গেমত জয় কৰাৰ জৰিয়তে কোনো আয় প্ৰাপ্ত কৰিছে তেনেহ'লে তেওঁ এনে আয় অনুসূচী OS-ৰ ক্ৰমিক নং 2(aii)ত প্ৰকাশ কৰিব লাগিব। ইয়াৰ উপৰিও, কৰদাতাই এইটো নিশ্চিত কৰিব লাগিব যে অনুসূচী OS-ৰ ক্ৰমিক নং 2(aii)ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ত ধাৰা 194BA-ৰ অধীনৰ TDS-ৰ বিপৰীতে উল্লেখ কৰা সৰ্বমুঠ প্ৰাপ্তিৰ পৰিমাণতকৈ কম নহয়। যদি আৱশ্যকীয় অনুসূচী / ক্ৰমিক নঙত ITR-ত দেখুওৱা আয় প্ৰপত্ৰ 26AS-ৰ আয়ৰ তুলনাত কম হয় তেন্তে ধাৰা 139(9)-ৰ বিধানবোৰ প্ৰয়োগ কৰা হ'ব পাৰে।
18	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	অংশ A - অন্যান্য তথ্য, কিয় ক্ৰমিক নং 10(h)ৰ প্ৰৱিষ্টি "ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন অধিনিয়ম, 2006"-ৰ ধাৰা 15-ত নিৰ্ধাৰিত সময়সীমাৰ বাহিৰত ক্ষুদ্ৰ বা লঘু উদ্যোগক পৰিশোধ কৰিব লগীয়া যিকোনো পৰিমাণ" অনুমোদিত নহয়?	যিহেতু নামঞ্জুৰকৰণৰ বিধানসমূহ AY 2024-25-ৰ পৰা প্ৰযোজ্য হ'ব, সেয়েহে পৰিশোধৰ ভিত্তিত ভাঙা কেৱল AY 2025-26-ৰ পৰাহে প্ৰযোজ্য হ'ব। সেয়েহে, কৰদাতাই অংশ A - অন্যান্য তথ্যত ক্ৰমিক নং 10(h)ত "ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন অধিনিয়ম, 2006-ৰ ধাৰা 15-ত উল্লেখ কৰা সময়সীমাৰ পিছত কোনো ক্ষুদ্ৰ বা লঘু উদ্যোগক প্ৰদান কৰিবলগীয়া যিকোনো ধনৰাশি" প্ৰৱিষ্ট কৰিব নোৱাৰে।



কৰ লেখা-পৰীক্ষা প্ৰতিবেদনৰ ওপৰত সঘনাই সোধা প্ৰশ্নসমূহ

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
1	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	কৰ্মচাৰীসকলৰ পৰা প্ৰাপ্ত কৰা আৰু কৰ্মচাৰীসকলৰ একাউণ্টত ধাৰা 36(1) (VA) অনুসৰি নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে জমা নোহোৱা পৰিমাণৰ কিমান অংশ অগ্ৰাহ্য কৰিব লাগিব?	কৰদাতাসকলে বিভিন্ন পুঁজিৰ বাবে কৰ্মচাৰীসকলৰ পৰা প্ৰাপ্ত বৰঙণি ধাৰা 36(1) (va)-ত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত জমা কৰিব লাগিব। তাৰোপৰি প্ৰপত্ৰ 3CD-ৰ ধাৰা 20(b)-ত হিচাপ পৰীক্ষকৰ দ্বাৰা নিৰ্দিষ্ট অধিনিয়ম অনুসৰি নিৰ্ধাৰিত তাৰিখৰ বিৱৰণ সঠিকভাৱে প্ৰতিবেদন কৰিব লাগিব। অধিনিয়মত উল্লেখিত নিৰ্ধাৰিত তাৰিখৰ পিছত কৰা যিকোনো পৰিশোধ আৰু লেখা-পৰীক্ষা প্ৰতিবেদনত প্ৰতিবেদন কৰা যিকোনো পৰিশোধ ধাৰা 36(1) (va)ৰ অধীনত অগ্ৰাহ্য কৰিব লাগিব।
2	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ধাৰা 2(22)(e)ৰ অধীনত প্ৰাপ্ত লভ্যাংশৰ আয় কেনেকৈ প্ৰকাশ কৰিব লাগে?	ধাৰা 2(22)(e)ৰ অধীনত প্ৰাপ্ত লভ্যাংশৰ আয়ৰ বিৱৰণ বিত্তীয় বৰ্ষটোৰ ভিতৰত 3CD প্ৰপত্ৰৰ দফা 36A-ত প্ৰকাশ কৰিব লাগিব। পুনৰ, ITR-ৰ অনুসূচীৰ OS-ত যথোপযুক্ত স্থানত সেইবোৰ প্ৰদান কৰিব লাগিব।
3	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	ICDS আৰু ধাৰা 145A-ৰ অধীনত উল্লেখিত ষ্টকৰ মূল্যায়ন পদ্ধতিৰ দ্বাৰা লাভৰ ওপৰত পৰা প্ৰভাৱ কেনেদৰে প্ৰকাশ কৰিব লাগে?	লেখা-পৰীক্ষা প্ৰতিবেদনত, লেখা পৰীক্ষকে ক্ৰমিক নং 13(e) আৰু 14(b)ত প্ৰদান কৰা স্তম্ভত বেলেগ বেলেগকৈ "লাভৰ বৃদ্ধি", "লাভৰ হ্ৰাস" আৰু "শুদ্ধ প্ৰভাৱ" প্ৰতিবেদন কৰিব লাগিব। আয়ৰ ৰিটাৰ্ণৰ অনুসূচী ICDS-ত, ICDS সমাযোজনৰ বাবে লাভৰ ওপৰত পৰা "শুদ্ধ প্ৰভাৱ" প্ৰতিটো শাৰীৰ সামগ্ৰীৰ বিপৰীতে পৃথকে দেখুওৱা হ'ব। ইয়াৰোপৰি, অনুসূচী 01-ৰ ক্ৰমিক নং 3a-ত 13(e) আৰু 14(b)ৰ সকলো ধনাত্মক বস্তুৰ যোগফল দেখুওৱা হ'ব আৰু ক্ৰমিক নং 3b-ত 13(e) আৰু 14(b)ৰ সকলো ঋণাত্মক বস্তুৰ যোগফল দেখুওৱা হ'ব। 3(a)-ৰ পৰা 3(b) বিয়োগ কৰাৰ মুঠ পাৰ্থক্য 13(e) আৰু 14(b)-ৰ সকলো ধনাত্মক আৰু ঋণাত্মক বস্তুৰ পাৰ্থক্যতকৈ কম হ'ব বুলি আশা কৰা নহয়। দেখা যায় যে অনুসূচী BP-ৰ কিছুমান সমাযোজন বস্তু ICDS সমাযোজনত পুনৰাবৃত্তি কৰা বস্তু হয় আৰু এইবোৰ পৃথকে চিনাক্ত কৰিব পাৰি। উদাহৰণ "অৱমূল্যায়নৰ ফলত হোৱা সমাযোজন"। দ্বৈত / একাধিক প্ৰভাৱ থকা এনে সমাযোজনৰ প্ৰভাৱ অনুসূচী BP-ৰ অন্যান্য উপযুক্ত স্তম্ভ ব্যৱহাৰ কৰি প্ৰতিবেদন কৰিব পাৰি, যাতে দ্বৈত / একাধিক সমাযোজনৰ প্ৰভাৱ নোহোৱা কৰিব পৰা যায়।

4	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	আয়কৰ ৰিটাৰ্ণত "লাভ আৰু লোকচান হিচাপত ডেবিট কৰা আৰু ধাৰা 37-ৰ অধীনত অননুমোদিত পৰিমাণ" কেনেদৰে প্ৰকাশ কৰিব লাগে?	লেখা-পৰীক্ষা প্ৰতিবেদনত, লেখা পৰীক্ষকে প্ৰপত্ৰ 3CD-ৰ দফা 21(a) আৰু 21(g)ত ধাৰা 37-ৰ অধীনত অননুমোদিত পৰিমাণ প্ৰতিবেদন কৰিব লাগিব। কৰদাতাই ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 7j-ত 37 ধাৰাৰ অধীনত অননুমোদিত পৰিমাণৰ সৈতে কমেও একে পৰিমাণ প্ৰতিবেদন কৰিব লাগিব, যিটো প্ৰপত্ৰ 3CD-ৰ দফা 21(a) আৰু 21(g)ত প্ৰতিবেদিত হয়। যদি, ITR-ত ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 7j-ত প্ৰতিবেদিত ধনবাশি 3CD প্ৰপত্ৰৰ 21(a) আৰু 21(g) দফাত ধাৰা 37-ৰ অধীনত অননুমোদিত নোহোৱা পৰিমাণতকৈ কম হয় তেন্তে কৰদাতাৰ মুঠ আয়ৰ সৈতে এই পাৰ্থক্য যোগ কৰা হ'ব।
প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
5	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	আয়কৰ ৰিটাৰ্ণত "ধাৰা 43B-ৰ অধীনত পূৰ্বৰ বৰ্ষৰ আগৰ বৰ্ষত অগ্ৰাহ্য কিন্তু পূৰ্বৰ বৰ্ষত অননুমোদিত পৰিমাণ" কেনেদৰে প্ৰকাশ কৰিব লাগে?	লেখা-পৰীক্ষা প্ৰতিবেদনত, লেখা পৰীক্ষকে প্ৰপত্ৰ 3CD-ৰ দফা 26(A)(a)ত ধাৰা 43B-ৰ অধীনত পূৰ্বৰ বৰ্ষৰ আগৰ বৰ্ষত অগ্ৰাহ্য কিন্তু পূৰ্বৰ বৰ্ষত অননুমোদিত পৰিমাণ প্ৰতিবেদন কৰিব লাগিব। কৰদাতাই ধাৰা 43 B-ৰ অধীনত পূৰ্বৱৰ্তী বৰ্ষৰ আগৰ বৰ্ষত অগ্ৰাহ্য কিন্তু পূৰ্বৱৰ্তী বৰ্ষত অননুমোদিত সেই একে পৰিমাণ ITR-ৰ অংশ A -OI-ৰ ক্ৰমিক নং 10i-ত প্ৰতিবেদন কৰিব লাগিব, যিখিনি প্ৰপত্ৰ 3CD-ৰ দফা 26(A)(a)ত প্ৰতিবেদন কৰা হৈছে। যদি ITR-ত অংশ A- ITR-ৰ অন্যান্য তথ্যৰ ক্ৰমিক নং 10i-ত প্ৰতিবেদিত ধনবাশি পূৰ্বৰ বিত্তীয় বৰ্ষত ধাৰা 43B-ৰ অধীনত অননুমোদিত নোহোৱা পৰিমাণতকৈ অধিক হয় কিন্তু পূৰ্বৰ বছৰৰ সময়ত 3CD প্ৰপত্ৰৰ দফা 26(A)(a)ত অননুমোদিত হয় তেন্তে এই পাৰ্থক্য কৰদাতাৰ মুঠ আয়ৰ সৈতে যোগ কৰা হ'ব।
6	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	আয়কৰ ৰিটাৰ্ণত "লাভ আৰু লোকচান হিচাপত ডেবিট কৰা আৰু ধাৰা 43B-ৰ অধীনত অগ্ৰাহ্য পৰিমাণ" কেনেদৰে প্ৰকাশ কৰিব লাগে?	লেখা-পৰীক্ষা প্ৰতিবেদনত, লেখা পৰীক্ষকে প্ৰপত্ৰ 3CD-ৰ দফা 26(B)(b)ত ধাৰা 43B-ৰ অধীনত অগ্ৰাহ্য পৰিমাণ প্ৰতিবেদন কৰিব লাগিব। কৰদাতাই ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 11i-ত অতিকমেও ধাৰা 43B-ৰ অধীনত অগ্ৰাহ্য সেই একেখিনি পৰিমাণ প্ৰতিবেদন কৰিব লাগিব, যিখিনি প্ৰপত্ৰ 3CD-ৰ দফা 26(B)(b)ত প্ৰতিবেদন কৰা হৈছিল। যদি, ITR-ত ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 11i-ত প্ৰতিবেদিত ধনবাশি 3CD প্ৰপত্ৰৰ দফা 26(B)(b)ত ধাৰা 43B-ৰ অধীনত কম হয়, তেন্তে এই পাৰ্থক্য কৰদাতাৰ মুঠ আয়ৰ সৈতে যোগ কৰা হ'ব।

7	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	আয়ৰ ৰিটাৰ্ণত "লাভ আৰু লোকচানৰ হিচাপত জমা নকৰা পৰিমাণ" কেনেকৈ প্ৰকাশ কৰিব লাগে?	লেখা-পৰীক্ষা প্ৰতিবেদনত, লেখা পৰীক্ষকে প্ৰপত্ৰ 3CD-ৰ দফা 16(a)ৰ পৰা 16(d)লৈকে লাভ আৰু লোকচানৰ হিচাপত জমা নোহোৱা পৰিমাণ প্ৰতিবেদন কৰিব লাগিব। কৰদাতাই ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 5(a)ৰ পৰা 5(d) লৈকে অতিকমেও একেখিনি লাভ আৰু লোকচানৰ হিচাপত জমা নোহোৱা পৰিমাণ প্ৰতিবেদন কৰিব লাগিব, যিখিনি প্ৰপত্ৰ 3CD-ৰ দফা 16(a)ৰ পৰা 16(d)লৈকে প্ৰতিবেদন কৰা হৈছিল। যদি, ITR-ত ITR-ৰ অংশ A - OI-ৰ ক্ৰমিক নং 5(a)ৰ পৰা 5(d) লৈ প্ৰতিবেদিত ধনৰাশি প্ৰপত্ৰ 3CD-ৰ দফা 16(a)ৰ পৰা 16(d) লৈ লাভ আৰু লোকচানৰ হিচাপত ক্রেডিট নকৰা ধনৰাশিতকৈ কম হয়, তেন্তে এই পাৰ্থক্য কৰদাতাৰ মুঠ আয়ত যোগ কৰা হ'ব।
---	-----------------------------------	---	--



অন্যান্য লেখা-পৰীক্ষা প্ৰতিবেদন আৰু প্ৰপত্ৰৰ ওপৰত সঘনাই সোধা প্ৰশ্নসমূহ

প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
1	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	কৰ্তন কেনেকৈ দাবী কৰিব লাগে আৰু ধাৰা 80-IA-ৰ অধীনত বা ধাৰা 80-IB-ৰ অধীনত বা ধাৰা 80 IC-ৰ অধীনত বা ধাৰা 80IE-ৰ অধীনত বা ধাৰা 80IAC-ৰ অধীনত বা 80IAB-ৰ অধীনত সমাযোজন পৰিহাৰ কৰিব লাগে?	কৰ্তন দাবীৰ বাবে অনুমোদিত সময়ৰ ভিতৰত প্ৰপত্ৰ 10CCB ফাইল কৰিব লাগিব। ৰিটাৰ্ণত দাবী কৰা কৰ্তনৰ পৰিমাণ সংশ্লিষ্ট শাখাৰ বিপৰীতে প্ৰপত্ৰত উল্লেখ থকা কৰ্তনতকৈ অধিক হ'ব নালাগিব আৰু আগুৱাই লৈ অনা সমাযোজনৰ পাছত BP-ত উপলব্ধ আয়ৰ পৰিমাণতকৈ অধিক হ'ব নালাগিব। কোনো পাৰ্থক্যৰ ফলত সংশ্লিষ্ট বিভাগত দাবীৰ সীমাবদ্ধতাৰ যোগেৰে সমাযোজন হ'ব পাৰে।
2	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	কৰ্তন কেনেকৈ দাবী কৰিব লাগে আৰু ধাৰা 80JJAA-ৰ অধীনত সমাযোজন পৰিহাৰ কৰিব লাগে?	কৰ্তন দাবীৰ বাবে অনুমোদিত সময়ৰ ভিতৰত প্ৰপত্ৰ 10DA ফাইল কৰিব লাগিব। ৰিটাৰ্ণত দাবী কৰা কৰ্তনৰ পৰিমাণ প্ৰপত্ৰত উল্লেখ কৰা কৰ্তনতকৈ অধিক হ'ব নালাগে। ইয়াত দেখা দিয়া যিকোনো পাৰ্থক্যৰ ফলত উক্ত ধাৰাত সম্পন্ন কৰা দাবীৰ সীমাবদ্ধতাৰ জৰিয়তে সমাযোজন হ'ব পাৰে।
3	ITR-3, 5 আৰু 6 - PFA/ক্রেডিটপূৰ্ণ	অংশ-C কৰ্তন আৰু ধাৰা 10AA-ৰ অধীনত কৰ্তনৰ দাবী কৰিবলৈ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ৰিটাৰ্ণ দাখিল কৰাটো জৰুৰী নেকি?	হয়, অংশ-C কৰ্তন আৰু ধাৰা 10AA-ৰ অধীনত কৰ্তন দাবী কৰিবলৈ ধাৰা 139(1) অনুসৰি নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ৰিটাৰ্ণ ফাইল কৰিব লাগিব।

4	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	কৰ্তন কেনেকৈ দাবী কৰিব লাগে আৰু ধাৰা 80LA বা ধাৰা 80LA (1)-ৰ অধীনত সমাযোজন পৰিহাৰ কৰিব লাগে?	কৰ্তন দাবীৰ বাবে অনুমোদিত সময়ৰ ভিতৰত প্ৰপত্ৰ 10CCF ফাইল কৰিব লাগিব। ৰিটাৰ্ণত দাবী কৰা কৰ্তনৰ পৰিমাণ সংশ্লিষ্ট শাখাৰ বিপৰীতে প্ৰপত্ৰত উল্লেখ কৰা কৰ্তনতকৈ অধিক হ'ব নালাগিব। কোনো পাৰ্থক্যৰ ফলত সংশ্লিষ্ট বিভাগত দাবীৰ সীমাবদ্ধতাৰ যোগেৰে সমাযোজন হ'ব পাৰে।
5	ITR-3, 5 আৰু 6 - PFA/ক্ৰটিপূৰ্ণ	আয় ৰিটাৰ্ণৰ অনুসূচী MAT/AMT-ত প্ৰপত্ৰ 29B/29C-ত উল্লেখিত লাভ কিদৰে প্ৰতিফলিত হ'ব লাগে?	আয়কৰ ৰিটাৰ্ণত উল্লেখিত লাভৰ পৰিমাণ আৰু অন্যান্য তথ্য প্ৰপত্ৰ 29B/29C-ত উল্লেখিত লাভৰ পৰিমাণ আৰু অন্যান্য তথ্যৰ সৈতে একে হ'ব লাগিব।
6	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	আয় ৰিটাৰ্ণৰ "অধ্যায়-XII-G (টনভাৰ)"ৰ বাবে অনুসূচী BP-ত প্ৰপত্ৰ 66-ত উল্লেখিত লাভ কিদৰে প্ৰতিফলিত হ'ব লাগে?	ৰিটাৰ্ণত আগবঢ়োৱা আয়ৰ পৰিমাণ প্ৰপত্ৰ 66-ত উল্লেখ কৰা লাভৰ পৰিমাণৰ সৈতে একে হ'ব লাগিব। তাৰোপৰি ক্ৰটিপূৰ্ণ জাননী পৰিহাৰ কৰিবলৈ প্ৰপত্ৰ 66 ফাইল কৰাটো বাধ্যতামূলক হয়।
7	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	প্ৰতি বছৰে 10-IB, 10-IC আৰু 10-ID প্ৰপত্ৰ ফাইল কৰিব লাগিব নেকি?	নাই, প্ৰযোজ্য অনুসৰি 10-IB, 10-IC আৰু 10-IC প্ৰপত্ৰ কেৱল ইয়াক বাছনি কৰাৰ প্ৰথম বছৰতহে ফাইল কৰিব লাগিব। অৱশ্যে, অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে এইখন প্ৰপত্ৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ফাইল কৰা হয়। কেৱল যেতিয়া আপুনি নিৰ্ধাৰিত তাৰিখৰ ভিতৰত প্ৰপত্ৰখন ফাইল কৰিব নোৱাৰে, তেতিয়াহে পৰৱৰ্তী বছৰত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত পুনৰ সেইখন ফাইল কৰিব। অনুগ্ৰহ কৰি মন কৰিব যে এবাৰ নতুন কৰ ব্যৱস্থা নিৰ্বাচন কৰাৰ পাছত, ইয়াৰ পৰা পুনৰ বাহিৰলৈ যাব নোৱাৰিব। অৱশ্যে, এজন ব্যক্তিয়ে 115BA-ৰ পৰা 115BAA লৈ বা 115BAB-ৰ পৰা 115BAA লৈ যাব পাৰে।
প্ৰশ্ন নং	প্ৰাসংগিক ITR প্ৰকাৰ	বিৱৰণ	সঁহাৰি
8	ITR- 6 - PFA/ ক্ৰটিপূৰ্ণ	ধাৰা 44DA-ৰ অধীনত অনুসূচী BP-ত আয় আগবঢ়োৱা হ'লে প্ৰপত্ৰ 3CE ফাইল কৰাটো বাধ্যতামূলক নেকি?	যদি ধাৰা 44DA-ৰ অধীনত ৰিটাৰ্ণত আয়ৰ পৰিমাণ আগবঢ়োৱা হৈছে, তেন্তে অনুমোদিত সময়ৰ ভিতৰত প্ৰপত্ৰ 3CE ফাইল কৰাটো বাধ্যতামূলক। যদি প্ৰপত্ৰখন ফাইল কৰা নহয়, তেন্তে ৰিটাৰ্ণ ক্ৰটিপূৰ্ণ হ'ব পাৰে।